

1. (a) Select the correct answer :

গুরু উত্তর নির্বাচন করা :

(i) Sum of the squares of deviations of the given set of observations from their arithmetic mean is

প্রদত্ত মানবোৱৰ সমাপ্তিৰ মাধ্যৰ পৰা বিচলনেৰ
বৰ্গৰ সমষ্টি

(a) maximum

উচ্চতম

(b) minimum

ন্যূনতম

(c) zero

শূন্য

(d) None of the above

ওপৰৰ এটাৰ নহয়

(ii) Standard deviation is dependent on the change of

গ্রামাণিক বিচলন কি পরিবৰ্তনৰ ওপৰত নির্ভৰশীল ?

(a) origin

মূলবিন্দু

(b) scale

নিরিখ

(c) origin and scale

মূলবিন্দু আৰু নিরিখ

(d) None of the above

ওপৰৰ এটাৰ নহয়

(iii) Seasonal variations are

ক্ষতিনিষ্ঠ অস্থিবৰ্তা হৈছে

(a) short-term variations

হৃদকালীন অস্থিবৰ্তা

(b) long-term variations

দীৰ্ঘকালীন অস্থিবৰ্তা

(c) sudden variations

হঠাতে হোৱা অস্থিবৰ্তা

(d) cyclical variations

চক্ৰীয় অস্থিবৰ্তা

(iv) Coefficient of variations is

calculated by the formula

বিচলণ ওপৰক গণনা কৰা সূত্ৰটো ইল

$$(a) \frac{\bar{x}}{\sigma}$$

$$(b) \frac{\sigma}{\bar{x}} \times 100$$

1. (a) Select the correct answer : $1 \times 4 = 4$

শুল্ক উত্তর নির্বাচন করা :

- (i) Sum of the squares of deviations of the given set of observations from their arithmetic mean is

প্রদত্ত মানবের সমান্তর মাধ্যের পরা বিচলনের
বর্ণনা সমষ্টি

(a) maximum

উচ্চতম

(b) minimum

ন্মনতম

(c) zero

শূন্য

(d) None of the above

ওপরো এটাও নহয়

- (ii) Standard deviation is dependent on the change of

প্রামাণিক বিচলন কি পরিবর্তনের ওপর নির্ভরশীল?

(a) origin

মূলবিন্দু

(b) scale

নিরিখ

- (c) origin and scale

মূলবিন্দু আৰু নিরিখ

- (d) None of the above

কোনো এটাও নহয়

- (iii) Seasonal variations are

স্থৰ্মীয় অভিবতা হৈছে

- (a) short-term variations

ইলক্ষণ অভিবতা

- (b) long-term variations

বৈরাগ্যীয় অভিবতা

- (c) sudden variations

হাতে হোতা অভিবতা

- (d) cyclical variations

চক্রীয় অভিবতা

- (iv) Coefficient of variations is calculated by the formula

বিচলন গুগাক শৰ্কন কৰা সূত্ৰটো ইল

$$(a) \frac{\bar{x}}{\sigma}$$

$$(b) \frac{\sigma}{\bar{x}} \times 100$$

$$(c) \frac{\bar{x}}{\sigma} \times 100$$

$$(d) \sigma^2$$

(b) Fill in the blanks : 1×3=3

বালি ঠাই পূরোৱা :

(i) An index number is a special type of _____.

সূচকাক এক বিশেষ প্রকার _____।

(ii) Correlation coefficient is _____ of two regression coefficients.

সহসম্বন্ধ গুণাক হৈছে সমাজীয় উপাক দুটো
_____।

(iii) If A and B are mutually exclusive events, $P(A \cap B) = _____$.

যদি A আৰু B প্ৰস্তুত বিবৰ্জিত ঘটনা কৰ,
তেওবে $P(A \cap B) = _____$ । 1×2=2

(c) Write True or False :

সত্য নে অসত্য লিখা :

(i) An average alone is sufficient to understand the basic characteristics of a frequency distribution.

এটা বাৰুবাৰতা বিভাজনৰ মূল বৈশিষ্ট্যৰ বৃজি
পৰালৈ গড় এটাই যথেষ্ট।

(ii) Mean of binomial distribution is always greater than variance.

হিপো বণ্টনৰ মাধ্য প্ৰস্বৰ্ণতকৈ সমাৰা ভাঙব।

(d) What do you mean by sample ? 1
অভিযোগ কৰিব কি সূজা ?

2. Answer the following questions : 2×5=10
তলত দিয়া থাকলেপ উত্তৰ লিখা :

(a) What is estimation ?
আৰুনৰ কি?

(b) Write two properties of correlation coefficient.
সহসম্বন্ধ পোকে দুটা ধৰ্ম লিখা।

(c) Two regression coefficients in a distribution are calculated as -1.89 and -0.52. Is it possible? Justify your answer.

এটা বিভাজনৰ দুটা সমাজীয় উপাক অভিগৰ্হনা কৰি
-1.89 আৰু -0.52 পোক গল। এইটো সম্ভৱ হানে?
তোমাৰ উত্তৰৰ মুক্তিযুক্তা দিয়া।

(d) Find $E(X)$ for the following probability distribution of X :

X ব নিম্নলিখিত সংখ্যাবিতা বলুনৰ বাবে $E(X)$ নিৰ্ণ
কৰা :

$$X: 0 \ 1 \ 2 \ 3$$

$$P: \frac{1}{8} \ \frac{3}{8} \ \frac{3}{8} \ \frac{1}{8}$$

(e) Define skewness.

অপ্রতিসামৰণ সংজ্ঞা দিয়া।

$$(c) \frac{\bar{x}}{\sigma} \times 100$$

$$(d) \sigma^2$$

(b) Fill in the blanks : 1×3=3

যালি ঠাই পুরোঁা :

(i) An index number is a special type of _____.

সূক্ষ্মক এক বিশেষ প্রকার _____।

(ii) Correlation coefficient is _____ of two regression coefficients.

সহসম্ভব ওগাংক হেছে সমান্তরণ ওগাংক সূচীৰ
_____।

(iii) If A and B are mutually exclusive events, $P(A \cap B) = _____$.

যদি A আৰু B পৰম্পৰ বিবৰ্জিত ঘটনা হ'ল,
তেন্তে $P(A \cap B) = _____$ । 1×2=2

(c) Write True or False :

সত্য নে অসত্য লিখা :

(i) An average alone is sufficient to understand the basic characteristics of a frequency distribution.

এটা বাবেৰতা বিভাজনৰ মূল বেশিটেওৰ বৃজি
পৰালৈ গড় এটাই যথেষ্ট।

(ii) Mean of binomial distribution is always greater than variance.
হিপোস বৰ্ণনৰ মাধ্য প্ৰসৰণতকে সমাৰ ভাঙ্গৰ।

(d) What do you mean by sample ? 1
প্ৰতিকৰ্ষ গুলিদে কি মূলা ?

2. Answer the following questions : 2×5=10
তলত নিৰা প্ৰশ্নৰেখন উচ্চ লিখা :

(a) What is estimation ?
আৰম্ভ কী ?

(b) Write two properties of correlation coefficient.
সহসম্ভব ওগাংক সূচী ধৰ্ম লিখা।

(c) Two regression coefficients in a distribution are calculated as -1.89 and -0.52. Is it possible ? Justify your answer.

এটা বিভাজনৰ মূল সমান্তরণ ওগাংক অভিগ্ৰহনা কৰি
-1.89 আৰু -0.52 পোৱা গৰিব। এইটা সম্ভব হ্যানে ?
তোমাৰ উচ্চৱৰ মুভিযুক্ততা নিৰ্দেশ কৰা।

(d) Find $E(X)$ for the following probability distribution of X :

X ৰ নিম্নলিখিত সম্ভাৱিতা বল্টোৱা বাবে $E(X)$ নিৰ্ণয় কৰা :

X:	0	1	2	3
P:	$\frac{1}{8}$	$\frac{3}{8}$	$\frac{3}{8}$	$\frac{1}{8}$

(e) Define skewness.
অপ্রতিসামৰ সংজ্ঞা দিবা।

3. Answer **any four** of the following questions:

$$5 \times 4 = 20$$

তলব যিকোনো চারিটি প্রশ্নের উত্তর দিয়া :

- (a) What is sample survey ? Write the advantages and disadvantages of sample survey.

প্রতিদর্শ সমীক্ষা কি ? প্রতিদর্শ সমীক্ষার সুবিধা আৰু
অসুবিধাবের লিখা।

- (b) Prove that the expectation of a random variable x is equal to the arithmetic mean.

প্রমাণ কৰা যে, এটা যাদৃচিক চলক x ৰ গাণিতিক মাত্রাশি
চলকটোৱে সমানৰ মাধ্য সমান।

- (c) Discuss briefly various problems involved in the construction of index numbers.

সূচকাংক গঠনৰ ক্ষেত্ৰে উত্তৰ যেৱা সমস্যাসমূহ চেনুকে
আলোচনা কৰা।

- (d) Given the two regression equations as follows :

$4x - 5y + 33 = 0$ and $20x - 9y - 107 = 0$
Find the correlation coefficient between
 x and y .

সমান্তরাল সমীকৰণ দুটা তলত দিয়া থাবলোৱে দিয়া আছে :
 $4x - 5y + 33 = 0$ আৰু $20x - 9y - 107 = 0$

x আৰু y ৰ মাজত সহসমূহ দোকাক উলিবো।

- (e) State the additive law of probability and explain it with an example.

সম্ভাবিতান বোঝাইটিটো উল্লেখ কৰা আৰু এটা
উদাহৰণে বাঢ়া কৰা।

- (f) What do you mean by correlation between two variables ? Mention different types of correlation.

দুটা চলবাবিশ মাজত সহসমূহ বুলিলৈ কি বুজা ? বিভিন্ন
প্ৰকাৰৰ সহসমূহ উল্লেখ কৰা।

4. (a) A study of 100 companies gives the following information :

100 টা বেঞ্চারীৰ লিয়ে অধ্যয়ন কৰি তলৰ তথ্যাবিনি
গোৱা গ'ল :

Profit (₹ in crore) : 0-10 10-20 20-30 30-40 40-50 50-60
লাভ (কোটি টাঙ্কি)

Number of companies : 8 12 20 30 20 10
(বেঞ্চারীৰ সংখ্যা)

Calculate mean and standard deviation
of the profit earned. 3+3=6

উপাৰ্জিত লাভৰ মাধ্য আৰু মানক বিচলন নিৰ্ণয় কৰা।

- (b) Mention the desirable properties of a good measure of dispersion. 4

এটা ভাল বিচ্ছুব্ধণৰ মাপৰ আবশ্যিকীয় ধৰ্মৰোৱে উল্লেখ
কৰা।

3. Answer **any four** of the following questions:
5×4=20

তলৰ যিকোনো চাৰিটা প্ৰশ্নৰ উত্তৰ দিয়া :

- (a) What is sample survey ? Write the advantages and disadvantages of sample survey.

প্ৰতিদৰ্শ সমীক্ষা কি? প্ৰতিদৰ্শ সমীক্ষাৰ মুন্দৰ আৰু
অসুবিধাবেৰ লিখা।

- (b) Prove that the expectation of a random variable x is equal to the arithmetic mean.

প্ৰমাণ কৰা যে, এটা যদৃচিকিৎসক x ৰ গাণিতিক প্ৰত্যাপ
চলকটোৱ সমান্তৰ মাধ্যম সমান।

- (c) Discuss briefly various problems involved in the construction of index numbers.

সূক্ষ্মকৰক পদ্ধতিৰ ক্ষেত্ৰত উত্তৰ হৈব সহজসমূহ চৰক
আলোচনা কৰা।

- (d) Given the two regression equations as follows :

$4x - 5y + 33 = 0$ and $20x - 9y - 107 = 0$
Find the correlation coefficient between x and y .

সমাজতন্ত্ৰ সৰ্বোচ্চ মুক্ত তত্ত্ব বিভাগৰ দিয়া আছে :
 $4x - 5y + 33 = 0$ আৰু $20x - 9y - 107 = 0$

x আৰু y ৰ ক্ষেত্ৰত সহজসমূহ ঘোষক উলিওৱা।

4 (Sem-3/CBSE) HG1/HG2/G 6

- (e) State the additive law of probability.
explain it with an example.
মন্তব্যিতাৰ যোগনীয়তো উত্তৰেখ কৰা আৰু এটা
উদাহৰণৰে ব্যাখ্যা কৰা।

- (f) What do you mean by correlation between two variables ? Mention different types of correlation.
মুক্ত চলকালিৰ মাধ্যম সহসমূহ বুলিলে কি বুজা? বিভিন্ন
প্ৰকাৰৰ সহসমূহ উত্তৰেখ কৰা।

4. (a) A study of 100 companies gives the following information :
100 টা কোম্পানীৰ বিবৰকে অধ্যয়ন কৰি তলৰ তথ্যাবিনি
পোৰা পঢ়ো :

Profit (₹ in crore) : 0-10 10-20 20-30 30-40 40-50 50-60
লাভ (কেটি লক্ষ)

Number of companies : 8 12 20 30 20 10
কোম্পানীৰ সংখ্যা

Calculate mean and standard deviation
of the profit earned.

3+3=6

উপৰ্যুক্ত লাভৰ মাধ্য আৰু মানক বিচলন নিৰ্ণয় কৰা।

- (b) Mention the desirable properties of a good measure of dispersion.

4

এটা ভাল বিজ্ঞুলণৰ মাপৰ আবশ্যিকীয় ধৰণৰেৰ উত্তৰেখ
কৰা।

3. Answer **any four** of the following questions:
5×4=20

(1) তলৰ ঘিকোনো জৰিয়া প্ৰশ্ন উলি দিব :

- (a) What is sample survey ? Write the advantages and disadvantages of sample survey.

প্ৰতিশৰ্ম সমীক্ষা কি? অসৰ্ব নৰাবৰ সূচী আৰু
অনুবিধাবোৰ লিখ।

- (b) Prove that the expectation of a random variable x is equal to the arithmetic mean.

প্ৰমাণ কৰা বৈ, এটা যান্ত্ৰিক চৰকত x ৰ গণিতিক প্ৰয়োগ
চৰকটোৱ সমানৰ মাত্ৰাৰ সমান।

- (c) Discuss briefly various problems involved in the construction of index numbers.

সূচকাক গঠনৰ ক্ষেত্ৰত উভয় হোৱা সম্বন্ধৰ চৰক
আলোচনা কৰা।

- (d) Given the two regression equations as follows :

$4x - 5y + 33 = 0$ and $20x - 9y - 107 = 0$
Find the correlation coefficient between x and y .

সমাৰকল সমীকৰণ পুঁজি অন্ত দিয়া থকলৈ দিবা আহো :
 $4x - 5y + 33 = 0$ আৰু $20x - 9y - 107 = 0$

x আৰু y ৰ মাজৰ সহস্বৰ গোক উলিও।

- (e) State the additive law of probability and explain it with an example.

সম্ভাৱিতাৰ যোগনীতিটো উভয় কৰা আৰু এটা
উদাহৰণে বাবা কৰা।

- (f) What do you mean by correlation between two variables ? Mention different types of correlation.

দুটা চৰকালৰ মাত্ৰাৰ সহস্বৰ বুলিবলৈ কি বুলা ? বিভিন্ন
প্ৰকাৰৰ সহস্বৰসমূহ উভয় কৰা।

4. (a) A study of 100 companies gives the following information :

100 জি কোম্পনীৰ বিক্ৰয় অধ্যয়ন কৰি তলৰ তথ্যখনি
প্ৰেৰণ গো :

Profit (ই' ইন কোৱা) : 0-10 10-20 20-30 30-40 40-50 50-60
লক (বেটি নথি)

Number of companies : 8 12 20 30 20 10
কোম্পনীৰ সংখ্যা

Calculate mean and standard deviation
of the profit earned. 3+3=6

উপৰিজড়িত লাভৰ মাত্ৰা আৰু মানক বিচলন নিৰ্ণয় কৰা।

- (b) Mention the desirable properties of a good measure of dispersion. 4

এটা ভাল বিচৰকৰ মাত্ৰাৰ আবশ্যকীয় ধৰ্মৰোৱ উভয়
কৰা।

5. (a) Find the coefficient of correlation between X and Y from the following data :

তলত দিয়া তথ্যাবলীর পরা X এবং Y র মধ্যে সহজে
ওগাচক নির্ণয় করা :

$$\begin{array}{ccccccccc} X : & 10 & 6 & 9 & 10 & 12 & 13 & 11 & 9 \\ Y : & 9 & 4 & 6 & 9 & 11 & 13 & 8 & 4 \end{array}$$

(b) What is a regression line ? What purpose does it serve ? When are the two regression lines identical ?

সমাধান দেখা কি ? ই টেক্সো সমাধান করা সহজ
বেশ দুড়াল কেতো এক হয় ?

6. (a) What is a binomial probability distribution ? Mention the properties of this distribution.

বিপদ সম্ভাবিতা ব্যবন কি ? এই ব্যবন ক্ষেত্রে উভয় করা।

(b) In a business a person can make a profit of ₹ 2,00,000 with a probability of 0.4 or have a loss of ₹ 1,00,000 with a probability of 0.6. What is his expected profit ?

এটি ব্যবসায়ে এমন সমূহ ₹ 2,00,000 টাকা করে
ক্ষেত্রে সম্ভাবিতা 0.4 এবং ₹ 1,00,000 টাকা ক্ষেত্রে
ক্ষেত্রে সম্ভাবিতা 0.6। এই ব্যবন ক্ষেত্রে প্রত্যাশা কি ?

7. (a) Write the probability density function of a normal distribution. Under what conditions binomial distribution tends to a normal distribution ?

প্রসামান্য ব্যবন এটাৰ সম্ভাবিতা ফলনটো লিৰা।
কেন দেৱ চৰ্তসাপোজে এটা বিপদ ব্যবন প্রসামান্য
ব্যবনলৈ পৰিবৰ্তিত হয় ?

(b) If 5% of electric bulbs manufactured by a company are defective, find the probability that in a sample of 100 bulbs (i) 3 bulbs will be defective and (ii) none will be defective.

(Given $e^{-5} = 0.007$)

বিন এটা কোম্পানীৰ উৎপাদন কৰা বিজ্ঞীৰাহিতোৱেৰ
৫% কষ্টিত হয়, তোনহলে 100 টা বিজ্ঞীৰাহিতি
ক্ষেত্রে প্ৰতিৰ্বৰ্তীতা (i) 3সঁ কষ্টিত বিজ্ঞীৰাহিতি ঘৰবৰ,
অৰু (ii) এটো ৩ কষ্টিত বিজ্ঞীৰাহিতি নথকৰ সম্ভাবিতা
নিৰ্ণয় কৰা। (বিন আছে $e^{-5} = 0.007$)

8. (a) What is time series ? Explain various components of time series.

কালক্রমী কি ? কালক্রমীৰ বিভিন্ন উপাখণ্ডৰ ব্যাৰা
কৰা।

(b) Calculate Fisher's price index number from the data given below :

তলত দিয়া তথ্যৰ পৰা ক্ষেত্রে মূল্য সূচকৰ গৰন্থ
কৰা :

5. (a) Find the coefficient of correlation between X and Y from the following data :

তান্ত লিখ অধ্যয়নের মধ্যে X এবং Y র মধ্যে সমস্যা
গুরুত্বক নির্ণয় করা :

$$X : 10 \ 6 \ 9 \ 10 \ 12 \ 13 \ 11 \ 9$$

$$Y : 9 \ 4 \ 6 \ 9 \ 11 \ 13 \ 8 \ 4$$

- (b) What is a regression line? What purpose does it serve? When are the two regression lines identical?

সমাজীয় দেশে কোটি ই টেকনো সমস্যা সমস্যা
বেশ দুর্ভাগ ক্ষেত্রে এক ক্ষেত্র

6. (a) What is a binomial probability distribution? Mention the properties of this distribution.

হিলেন সম্পর্কিত বর্ণনা কী? এই বর্ণনা দর্শন উপর
কোথা!

- (b) In a business a person can make a profit of ₹ 2,00,000 with a probability of 0.4 or have a loss of ₹ 1,00,000 with a probability of 0.6. What is his expected profit?

এটি ক্ষেত্রে এক মুদ্রা 2,00,000 টাকা
ক্ষেত্রে সম্ভাবিত 0.4 মুদ্রা 1,00,000 টাকা
ক্ষেত্রে সম্ভাবিত 0.6। ক্ষেত্রে মুদ্রা প্রতিক্রিয়া

7. (a) Write the probability density function of a normal distribution. Under what conditions a binomial distribution tends to a normal distribution? 3+2=5
প্রসাধন ব্যন্তির এটা সম্ভাবিত হজলটো লিখা।
কোনোবাবে চৰ্তব্যপথকে এটা বিপন্ন ব্যন্তি প্রসাধন
ব্যবহৃত পরিবর্তিত হব।

- (b) If 5% of electric bulbs manufactured by a company are defective, find the probability that in a sample of 100 bulbs (i) 3 bulbs will be defective and (ii) none will be defective.
(Given $e^{-5} = 0.007$)

5
5% ক্ষেত্রে এক মুদ্রা 100 টাকা বিকল্পীয়ভাবে
খেল ক্ষেত্রে এক মুদ্রা 100 টাকা বিকল্পীয়ভাবে এক
অক্ষ (i) এক মুদ্রা বিকল্পীয়ভাবে নথকত সম্ভাবিত
নির্ণয় কোথা। (বিনা আছে $e^{-5} = 0.007$)

8. (a) What is time series? Explain various components of time series.

6
ক্ষেত্রে কোথা কোথা কোথা কোথা
ক্ষেত্রে কোথা কোথা কোথা কোথা

- (b) Calculate Fisher's price index number from the data given below:

4
তন্ত লিখ উপর মুদ্রা বিকল্প মুদ্রা সূচকাত গণনা
কোথা

Commodity	Price per unit (₹)	Quantities (Quintal)			
		2015	2020	2015	2020
A	6	10	50	56	
B	2	2	100	120	
C	4	6	60	60	
D	10	12	30	24	
E	8	1	40	36	

9. (a) What is estimator? Write the characteristics of a good estimator.

আকস্মাক কি? এটা ভাল অক্ষরের বিশ্বাসযুক্ত নিয়ম।

(b) Explain null hypothesis and alternative hypothesis.

বিজ্ঞ প্রক্র আৰু বিজ্ঞ প্ৰক্ৰ কোনো কথা।

10. (a) Write the definitions of arithmetic mean, median and mode. Mention one use of each of these three measures.

সমাখ্য মাধ্য, মধ্যম আৰু মডেল সংজ্ঞা নিয়ে। এই তিনিই মানৰ পৰিপৰায়ে একটো বাবে বৃহত্তে উচ্চে কৰা।

(b) Given below the mean, median and standard deviation of two distributions. Determine which distribution is more skewed.

তলত মুঠো দণ্ডেনৰ মাধ্য, মধ্যম আৰু প্রামাণিক বিচলনৰ মান দিয়া আছে। কোনটো বৰ্ণন বেছি অপ্রতিসম নিৰ্ণয় কৰা।

$$(i) \text{ Mean (মাধ্য)} = 22$$

$$\text{Median (মধ্যম)} = 24$$

$$\text{Standard deviation (প্রামাণিক বিচলন)} = 10$$

$$(ii) \text{ Mean (মাধ্য)} = 22$$

$$\text{Median (মধ্যম)} = 25$$

$$\text{Standard deviation (প্রামাণিক বিচলন)} = 12$$

11. (a) What is cost of living index number? Discuss the importance of cost of living index number.

জীৱন নিৰ্বাহ ব্যাব সূচকাবক কি? জীৱন নিৰ্বাহ ব্যাব সূচকাবক কেবল আলোচনা কৰা।

(b) A can hit a target thrice in 5 shots, B twice in 5 shots and C thrice in 4 shots. They fire a volley. What is the probability that A and B can hit the target and C cannot hit?

A এ এটা লক্ষ্যসমূহ 5 বাবৰ ভিতৰত 3 বাব, B এ 5 বাবৰ ভিতৰত 2 বাব আৰু C এ 4 বাবৰ ভিতৰত ভিন্নভাৱে পৰ্যোগ আৰাত কৰিব পাৰে। তেৰ্বোকে বৰ্ণনাটো পৰিপৰায়ে। A আৰু B এ বৰ্ণনাক আৰাত কৰিব নোৱাৰে সম্ভাৱিত কিমান?

Commodity	Price per unit		Quantities	
	(₹)	(Quintal)	(₹)	(Quintal)
মূল্য	মূল্য প্রতি একক (₹) পরিমাণ (কুইন্টাল)			
	2015	2020	2015	2020
A	6	10	50	56
B	2	2	100	120
C	4	6	60	60
D	10	12	30	24
E	8	1	40	36

9. (a) What is estimator ? Write the characteristics of a good estimator.

আকসক কি ? এটা তার আকসক বেশিগুচ্ছ লিখা।

- (b) Explain null hypothesis and alternative hypothesis.

বিচ্ছ প্রকর আৰু বিকল্প অকল দাখলা কৰা।

10. (a) Write the definitions of arithmetic mean, median and mode. Mention one use of each of these three measures.

সপ্রাপ্ত মাধ্য, মধ্যম আৰু সমষ্টকৰ সূচনা লিখা। ৫টি

বিভিন্ন মাধ্য মধ্যম আৰু সমষ্টকৰ এটোটি বাধ্যে উল্লেখ কৰা।

- (b) Given below the mean, median and standard deviation of two distributions. Determine which distribution is more skewed.

4

তলত দুটা বলৈনৰ মাধ্য, মধ্যম আৰু প্ৰামাণিক বিচলনৰ মান লিখা আছে। কোনটো বলৈন হোৱা অপ্রতিসম নিৰ্বাচন কৰা।

$$(i) \text{ Mean (মাধ্য)} = 22$$

$$\text{Median (মধ্যম)} = 24$$

$$\text{Standard deviation (প্ৰামাণিক বিচলন)} = 10$$

$$(ii) \text{ Mean (মাধ্য)} = 22$$

$$\text{Median (মধ্যম)} = 25$$

$$\text{Standard deviation (প্ৰামাণিক বিচলন)} = 12$$

11. (a) What is cost of living index number ? Discuss the importance of cost of living index number.

জীৱন নিৰ্বাচন বাৰ সূচনাক লিখা। জীৱন নিৰ্বাচন বাৰ শুভকালৰ উচ্চত আৰোহণ কৰা।

- (b) A can hit a target thrice in 5 shots, B twice in 5 shots and C thrice in 4 shots. They fire a volley. What is the probability that A and B can hit the target and C cannot hit ?

A এ এটা সকলৰ উচ্চত 5 বাবু ডিতৰুৎ 3 বাবু, B এ

5 বাবু ডিতৰুৎ 2 বাবু আৰু C এ 4 বাবুৰ ডিতৰুৎ ডিনিব। ওলোঁয়াই আগত কৰিব পাৰে। তেওঁদেৱকে

সজৰটোৱে উলোঁয়ালো। A আৰু B এ বজৰটোৱে আগত কৰিব নোৱাৰ সম্ভাৱিতা কিম্বা ?